

ସମ୍ବନ୍ଧରେ ପାଇଁ ଏହାକିମ୍ କରିବାକୁ ପାଇଁ

ଶ୍ରୀମତୀ ପାଇଁ

༄ ལྷྲ རྒྱྲ བྱକ୍ତ ལྚྰ དྲ ལྷྲ རྒྱྲ རྒྱྲ

素煙供簡軌

ནླ གྲ མྴ རྒྱྲ རྒྱྲ

皈依發心

ས ས ີ ີ ີ ີ ີ ີ ີ ີ ີ ີ ີ ີ

SANG GYE.CHOE DANG.TSOG KYI.CHOG NAM LA.

桑給 御檔 湊紀 秋南拉

佛陀聖法諸等聖僧前

ཇ ཀ ཁ ག ང ཅ ཁ ཁ ཁ ཁ ཁ

JANG CHUB.BAR DU.DAG NI.KYAB SU CHI.

蔣秋 巴獨 達尼 夾速契

直至得證菩提我皈依

ད ན ད ན ད ན ན ན ན ན ན

DAG GIE.JIN SOG.GYIE PAI.SOD NAM KYIE.

達給 錦嗽 旗貝 蘇南紀

願我所作布施等功德

འ བ བ བ བ བ བ བ བ བ

DRO LA.PHEN CHIR.SANG GYE.DRUB PAR SHOG.

卓拉 遍契 桑給 竹巴秀

為利眾生成就諸佛行

འ བ བ བ

(三次)

សិមសាថ្មេសាថ្មេសាត្រីសាត្រីនុក្រុណ្ឌលុរុបន្ទាន់ទី៧

SEM CHEN.THAM CHED.DE WA DANG. DE WAL.GYU DANG. DEN PAR.GYUR CHIG.

森見 趟界 喋哇檔 喋威 久檔 殿巴 久季
願一切有情具樂及樂因

ឯក្រុណ្ឌលុរុបន្ទាន់ឯក្រុណ្ឌលុរុបន្ទាន់ទី៧

DUG NGAL DANG.DUG NGAL GYI.GYU DANG.DRAL WAR.
GYUR CHI.

獨雅檔 獨雅寄 久檔 札哇 久季
願一切有情離苦及苦因

ឯក្រុណ្ឌលុរុបន្ទាន់ឯក្រុណ្ឌលុរុបន្ទាន់ទី៧

DUG NGAL.MED PAI.DE WA. DAM PA DANG.MI DRAL WAR.
GYUR CHIG.

獨雅 美貝 喋哇 當巴檔 米札哇 久季
願一切有情不離無苦之妙樂

នីរិកតាសាលុរុបន្ទាន់នីរិកតាសាលុរុបន្ទាន់ទី៧

NYE RING.CHAG DANG.NYIE DANG.DRAL WAI.TANG NYOM.
CHEN PO LA.NE PAR.GYUR CHIG.

涅仁 治檔 逆檔 札威 蕩紐 倩波拉 內巴 久季
願一切有情遠離怨親愛憎常住大平等捨

ឯក្រុណ្ឌលុរុបន្ទាន់ទី៧

(三次)

នីរិកតាសាលុរុបន្ទាន់នីរិកតាសាលុរុបន្ទាន់ទី៧

RANG NYI.KE CHIK.CHEN RE ZIK.

讓尼 紿吉 見熱息
自身剎那成觀音

កុយិសាំនីតិំនមសាយំនុសាយំនុរាំ

KU YIE.SHING KHAM.YONG LA KHYAB.

固宜 興康 雍拉洽

身形廣大遍塵刹

និនីនមសាយំនុរមសាយំនុយំនុរោះ

SHING KHAM.RAB JAM.KU LA ZOK.

興康 拉江 固拉作

淨土浩瀚身圓滿

បាបុរីសំនាសំនុសាយំនុរោះ

BA PUI.BU GA.THAM CHED NE.

琶布 樸卡 湯界涅

自周身之毛孔中

ពានបាមិនបនិមកទុនីនុរោះ

TEN PA.ME PAI.CHOD TRIN THRO.

滇巴 美貝 徒真戳

施放無遮供養雲

ចិងិសាំ

RAM.YAM.KHAM.

讓 樣 康

火、風、水

មិនចិនីមេនិនាសាទុនុរោះ

MI TSANG.DRI MA.SEK TOR TRAUE.

米藏 知瑪 瑟多竹

焚、吹、滌淨諸穢垢

འ ར ས ཡ ད མ ད ན ཉ ག ཉ དྷ ཏ .

DRUM LE.RANG DUN.NOD KYI NANG.

忠咧 讓敦 虜吉囊

忠化自前容器中

འ ར བ ལ ཕ བ མ ད མ ད ན ཉ ག ཉ དྷ ཏ .

DRAU SUM.LE JUNG.SUR CHOD NI.

竹速 咧瓊 速卻尼

三種子字生煙供

འ ར བ ལ ཕ བ མ ད མ ད ན ཉ ག ཉ དྷ ཏ .

DOD YON.NAM KHAI.THA NYAM GYUR.

堆元 南喀 他釀秋

化為妙欲等虛空

ॐ अः हुः हुः हुः

OM.AH.HUNG.HA.HO.HRIH.

嗡 阿 吽 哈 霍 哈

唵 嘴

(三次)

ஓ ମା ଶର୍ହ ସାର୍ହ ତାର୍ହ ସିଏ ମୁଶିଷ୍ଟାଃ

NA MA.SAR WA.TA THA GA TA.BA YO BI SHO.MU KHE BYE.

拿瑪 薩哇 達他嘎喋 巴有比修 木喀貝

ଶର୍ହ ମା ଶର୍ହ ତାର୍ହ ସାର୍ହ

SAR WA THA KHAM.U GA TE.SA PHA RA NA.

薩哇他康 嘴嘎喋 薩帕拉那

ऐं मामा नामौ हा॒

AI MAM.GA GA NA KHAM.SO HA.

宜忙 嘎嘎那康 梭哈

ऐं मायौ दमा माधौ द्रो दंगौ

變化咒加持

ला मा यि दमा माधौ द्रो दंगौ

LA MA.YI DAM.KHA DRO DANG.

喇嘛 宜唐 康卓倘

上師、本尊與空行

संग ग्ये जांग सेम न्येन रांग सोकौ

SANG GYE.JANG SEM.NYEN RANG SOK.

桑傑 強森 念讓梭

諸佛、菩薩、聲緣等

द्रोन चोक सी शुइ द्रोन नाम लाौ

GON CHOK.SI SHUI.DRON NAM LA.

棍秋 夕修 聰南拉

承事三寶眾嘉賓

द्रोर ड्री यि द्रोक द्रोन द्रोलाौ

DOR JE.DRI YI.CHO TRIN BUL.

多傑 知宣 却真布

金剛香雲為供養

द्रिं न्यिए जांग शिंग त्सोक न्यिए जोकौ

DRIB NYIE.JANG SHING.TSOK NYIE ZOK.

知尼 強興 措尼作

二障清淨福慧全

རང་ຈੁੰ-ཡੇ-ਸ਼ੇ-ਮਨ୍-ਗੁਰ-ਖੋ
RANG JUNG.YE SHE.NGON GYUR SHOK.
 讓瓊 耶謝 恩秋修
 自生智慧祈現前

ਮਾ-ਗੋਨ-ਦਮ-ਚੇਨ-ਗਯ-ਤਸੋਵ-ਤਸੋਕ
MA GON.DAM CHEN.GYA TSOI TSOK.
 瑪棍 唐建 佳翠措
 具誓怙母海會眾

ਤਸਾਂ-ਰਿ-ਕਾਂ-ਚੁ-ਨਾ-ਗ
TSANG RIK.PAL GON.DUN CHU NGA.
 藏瑞 巴棍 敦究阿
 淨德護法七十五

ਦਰਾ-ਲਾ-ਵੇਰ-ਮਾ-ਜੋ-ਦੋਰ-ਨੀਏ
DRA LA.WER MA.ZO DOR NYEN.
 札拉 威瑪 索託念
 凶惡地神宅舍神

ਦ੍ਰਿ-ਝੈ-ਤੁ-ਧ-ਚ-ਨ-ਦ-ਗ-ਾ-ਣ
DRI ZAI.GYAL PO.RAB GA SOK.
 知瑟 佳波 拉嘎梭
 乾闥婆王極喜等

ਗੋਨ-ਪੋ-ਯੋਨ-ਦ੍ਰੋਨ-ਨਾਮ-ਲਾ
GON PO.YON TEN.DRON NAM LA.
 棍波 元滇 謩南拉
 具德護法眾嘉賓

ଘ୍ୟେ ଶ୍ରୀ ମହା ପଦ୍ମନାଭ
GYE CHOE.GYU THRUL.DRA WAR BUL.
皆卻 究出 察哇布
欣獻供養如幻網

ଶା ଦଙ୍ଗଲାମ ଗ୍ୟି ବାର ଚେଡ ଶି
SA DANGLAM GYI.BAR CHED SHI.
薩倘 浪吉 菩切息
祈息道、地之障難

କୋ ଶୁନ୍ତ ରୂପ ସାହୁ ପରଶ
CHOE THUN.JOR PA.GYE PAR SHOK.
卻吞 覺巴 傑巴修
如法財用祈增長

ଶ୍ରୀ ପତ୍ର ଦ୍ୱାରା ମସି ଶକ
DE GYED.JUNG PO.THU WO CHE.
喋界 烦波 突嚧切
八部、魑魅、大力魔

ତେ ସକୁ ଶଶ ଦ୍ଵାରା ନଦୀ ମନ୍ଦିର
TSE KU.SOK THROK.NED MUK DAL.
策固 梭戳 涅目他
奪壽傷命佈飢疫

ଦୁ ତ୍ରୁକ ଲୋ ବୁର ଯେ ଦ୍ରୋକ ଦଙ୍ଗ
DU TRUK.LO BUR.YE DROK DANG.
讀出 洛樸 耶卓倘
戰爭意外及災難

BU LON.SHA KHON.DAK PO SOK.

樸論 夏昆 達波梭

凡諸冤親債主等

DON GEK.LEN CHAK.DRON NAM LA.

敦給 廉洽 謩南拉

魔障冤債眾嘉賓

TSE SOK.NOR GYI.LU DU NGO.

策梭 諾吉 呂突哦

回向壽命得贖償

BU LON.JANG SHING.LEN CHHAK KHOR.

樸論 強興 廉洽擴

償淨所欠冤債已

JANG CHUB.SEM DANG.DEN PAR SHOK.

強秋 森倘 滇巴修

願其皆具菩提心

KYE SHI.GYUD NGAI.KHOR WA PA.

界息 居誾 擴哇巴

四生五趣輪迴者

।খ্যে পাৰ তে মে যি কী লু।

KHYE PAR.TE ME.YI KYI LUE.

切巴 嘶美 宜吉呂

尤其無實意生身

।ঞ্চন জুন শিদ পাই এ তুক শন কে।

NGON JUNG.SID PAI.SHA TSUK CHEN.

恩炯 夕貝 夏促間

前世來生身形具

।ওণ পো কুন তসাং থোক মে গ্যু।

WANG PO.KUN TSANG.THOK ME GYU.

旺波 棍倉 託美究

諸根圓滿行無礙

।লে কী জু ত্রুল শুক দাঙ দেন।

LE KYI.ZU THRUL.SHUK DANG DEN.

咧吉 卒出 修倘滇

業力變現具勢能

।মি দোক বা দো দ্ৰো দো সোক।

MI DOK.BAR DOI.DRO WA SOK.

米多 琶託 卓哇梭

無還中陰有情眾

।রিক দ্রুক ন্যিং জে দ্ৰোন নাম লা।

RIK DRUK.NYING JEI.DRON NAM LA.

瑞出 寧傑 諱南拉

六道可愍眾嘉賓

འཇດ្ឋ.ཡ៉ែ.ណា.ម.អ.ជ.អ.ཇ.ជ.ན.ស.ខ.॥

DOD YON.NAM KHA.ZOD DU NGO.

堆元 南卡 最突哦

妙欲回向虛空藏

। རྒྱྲୟ. རྩ. རྩ. རྒྱ. རྒྱ. རྒྱ. རྒྱ. ॥

THRUL NANG.SANG SHING.YE SHE GYE.

出囊 桑興 耶謝傑

清淨迷妄增智慧

। ພ. ສ. ສ. ສ. ດ. ສ. ດ. ສ. ດ. ສ. ດ. ॥

KHAM SUM.KHOR WA.DONG TRUK SHOK.

康速 擴哇 通竹修

願超三界輪迴淵

। ພ. ສ. ສ. ສ. ດ. ສ. ດ. ສ. ດ. ॥

KHAM SUM.DAK PAI SHING.

康速 他貝興

三界化為清淨土

। ໜີ. ສ. ສ. ສ. ດ. ສ. ດ. ສ. ດ. ॥

SI SUM.THUK JEI DRON.

夕速 突傑諄

三有慈悲眾嘉賓

। ພ. ສ. ສ. ດ. ສ. ດ. ສ. ॥

MA LU.KHYAB PAI ZE.

瑪呂 治貝瑟

周遍無遺之妙食

ஓଁ ଶିଦ୍ଧନୁ ସାପଦୀ ମସୁରା

CHO NYID.NU PAI THUE.

卻尼 奴貝突

藉由法性之力故

ଶଶୁଦ୍ଧକର୍ତ୍ତମୀ ଯତ୍ପଦେଶନିତ୍ୟ ବସୁଦେବୀ

SUR CHOD.MI ZE.PAI TER.DU BUL LO.

速卻 米瑟 貝喋 突布洛

供養無盡煙供藏

ନୀଃ ଶହାର୍ଥମାହାର୍ଥାମାହାର୍ଥାମାହାର୍ଥାମାହାର୍ଥା

**NA MA.SARWA.TATHAGATA.AHWALOKITE.OM.SAMBHARA.
SAMBHARA.HUNG.**

拿瑪 薩哇 達他嘎達 阿哇洛嘎喋 嗡 桑巴拉 桑巴拉 �吽

ଘରମନ୍ତ୍ରା

(七次)

ଅମଣିପଣ୍ଡିତ୍ୟୀ

OM.MANI.PEME.HUM.

嗡 瑪尼 悲美 �吽

ଏତୁ କୁର୍ମଶଶାୟତ୍ରାନ୍ତମାପନ୍ତମା

持百多次後

ରିନ୍ ଚେନ୍ ମଙ୍ଗ ଦଙ୍ଗ ଜୁକ୍ ଜେ ଦଙ୍ଗ

RIN CHEN.MANG DANG.ZUK ZE DANG.

仁千 芒倘 蘇則倘

多寶佛及相嚴佛

ཇам རྒྱ ། ཤ ད ར ཉ ། ལ ཉ ། ས ཉ ། ཡ ། ལ ཉ །

JAM LE.JIK KUN.DRAL WA YI.

江咧 吉棍 察哇宜

無際佛與離畏佛

ಡ ད ག ཉ ། བ ཉ ། ན ཉ ། ད ཉ ། ན ཉ ། པ །

DE SHIN.SHEK LA.CHAK TSAL LO.

帖欣 謝拉 治擦洛

諸佛如來我頂禮

ଓ ཁ ཉ ། ཁ ཉ ། ཁ ཉ ། ཁ ཉ །

OM.AH TRA TE.SU RU.PHU PA YE.SO HA.

嗡 阿扎喋 速如 普巴耶 梭哈

ও ཉ ། ཉ །

(三次)

ଘ ཉ ། ཉ ། ཉ ། ཉ ། ཉ ། ཉ ། ཉ ། ཉ ། ཉ །

CHOM DEN DE.GON PO.MI THruk.PA LA.CHAK TSAL LO.

炯滇喋 棍波 米出 巴拉 治擦洛

頂禮薄伽梵怙主不動佛

ନାମୋରତ୍ନାତ୍ରାୟା

NA MO.RATNA.TRA YAYA.

拿摩 拉那 札亞亞

ଓ ཁ ཉ ། ཁ ཉ །

OM.KAM KA NI.KAM KA NI.

嗡 岡嘎尼 岡嘎尼

རྩ ས୍ତା ། རྩ ས୍ତା ། རྩ ས୍ତା ། རྩ ས୍ତା །

RO TSA NI.RO TSA NI.TRO TRA NI.TRO TRA NI.
若雜尼 若雜尼 卓札尼 卓札尼

ନୂ ଶା ନୂ ଶା ། ଶା ନୂ ଶା ନୂ ଶା

TRA SA NI.TRA SA NI.TRA TI HA NA.TRA TI HA NA.
札薩尼 札薩尼 札滴哈那 札滴哈那

ସନ୍ତାଙ୍କ ପାର୍ମିତା ମିଶନ୍ତା ନୂ ଶା ନୂ

SAR WA.KAR MA.PA RAM PA RA NI ME.SAR WA.SA TO NAN TSA.SO HA.
薩哇 噶瑪 巴讓巴拉尼美 薩哇 薩埵南雜 梭哈

ଦର୍ଶକ ମକ୍ଷା ମକ୍ଷଦ ଦଶ ମହା ମହା ମହା

KON CHOK.CHOD PE.NYE GYUR CHIK.

棍秋 御貝 涅秋吉
供養三寶願歡喜

ଦମ ଚେନ ଥୁକ ଦମ କଙ୍ଗ ଗ୍ୟୁର ଚିକ

DAM CHEN.THUK DAM.KANG GYUR CHIK.

唐間 突唐 岡秋吉
誓者誓願願圓成

ରିକ ଦ୍ରୁକ ଦଦ ପା ତ୍ସିମ ଗ୍ୟୁର ଚିକ

RIK DRUK.DOD PA.TSIM GYUR CHIK.

瑞出 堆巴 慶秋吉
六道所欲願滿願

ଲେନ ଚାକ ଲୋନ ଖୋର ଗ୍ୟୁର ଚିକ

LEN CHAK.BU LON.KHOR GYUR CHIK.

廉治 樸論 擴秋吉
冤債所欠願取償

ནਮ་Շի՛Ռ·ՄՌՌ·ՇԻ՛Ռ·ՏՌՕՆ·ՆԱՄ·ԼԱ

NAM SHII.DRON GYL.TSOK NAM LA.

南息 聰吉 措南拉

四眾嘉賓齊雲集

ԹԵ·ՄԵ·ՉՈԴ·ՋԻՆ·ԴԻ·ՆԳՕ·ՊԵ

TSE ME.CHOD JIN.DI NGO PE.

策美 卻謹 迪哦貝

無量施供作回向

ԴԱԿ·ՃԱԿ·ՅԵ·ՍԵՄ·ՉԵՆ·ԿՈՒՆ

DAK DANG.THA YE.SEM CHEN KUN.

達倘 他耶 森間棍

我及無邊之有情

ԼԵՐԸ·ՑՈՒՆ·ՑՈՒՆ·ՇԵՐՎԵՐ

LONG CHOD.DEN SHING.TSOK ZOK NE.

隆覺 滇興 措作涅

受用具足資糧圓

ՆՅՈՒՐ·ԴԱԿ·ՑՈՒՆ·ՇԵՐՎԵՐ

NYUR DU.SANG GYE.THOB PAR SHOK.

紐突 桑傑 託巴修

祈能迅速証佛地

ՆԺԱՄ·ՇԵՐՎԵՐ·ՑՈՒՆ·ՇԵՐՎԵՐ

THAM CHED.NAM KHA.ZO SHIN DU.

湯界 南卡 最欣突

有情宛如虛空藏

ལྷྱଦ୍ସା རྩྭ ຖ୍ୟା ପେଦ୍ ପର୍ଶଣ

LONG CHOD.CHED PA.ME PAR SHOK.

隆覺 切巴 美巴修

財富受用祈無盡

ତ୍ୱଦ୍ସା ମେଦ୍ ତ୍ୱଦ୍ କେଂ ମେଦ୍ ପନ୍ଥା

TSOD PA.ME CHING.TSE ME PAR.

最巴 美徑 策美巴

願無爭執無相傷

ର୍ବନ୍ ଧନ୍ ଦୁନ୍ ର୍ବି རྩྭ ପର୍ଶଣ

RANG WANG.DU NI.CHOD PAR SHOK.

讓旺 突尼 覺巴修

凡所受用祈自在

କାହା ଜେ ତାବ ପା ଦି ଯି ତୁ

KHA ZE.TAB PA.DI YI THU.

卡瑟 大巴 迪宜突

以此施食之力故

ତ୍ୱରୁ ଯା ନାନ୍ ର୍ବି ଶାଶା ଶ୍ଵାଶା ତନ୍ ତ୍ରି

THRUL NANG.JIK TRAK.THAM CHED SHI.

出囊 吉札 湯界息

平息恐怖諸幻象

ବାର ଦୋର ରଙ୍ଗ ନ୍ଗୋ ଥ୍ରୋ ଗ୍ୟୁର ନେ

BAR DOR.RANG NGO.THRO GYUR NE.

琶託 讓哦 戳秋涅

於中有中見自性

འཇਾ ਪਾਲ ਕੰਦੁ ਕ੍ਰਿਸ਼ਨ ਪਾਲ ਸ਼ੋਕ

DAK PAI.SHING DU.KYE WAR SHOK.

他貝 興突 皆哇修

願能往生清淨土

। ਏਵਾ ਸੀ ਏਵਾ ਪਾਲ ਕੰਦੁ ਏਵਾ ਦਾਂਦਾ।

DAK GI.SAM PAI.TOB DAK DANG.

達格 桑貝 多他倘

凡諸自心希求力

। ଦେଶିନ ଶକ୍ତିଶାଶ ପାଲ କ୍ରିସ ଏବା ଦାଂଦା।

DE SHIN.SHEK PAI.JIN TOB DANG.

帖欣 謝貝 謹多倘

如來善逝布施力

। କୋ ଶ୍ରୀ ଦ୍ଵାରା ଶ୍ରୀ ଶ୍ରୀ ଏବା କୁମାରୀ ଶା।

CHO KYI.YING KYI.TOB NAM KYIE.

卻吉 映吉 多南吉

以及法界一切力

। ରଥଶାଶ ପାନା ଲା ଚୋ ଦାଂଦା।

PHAK PA.NAM LA.CHOD PA DANG.

帕巴 南拉 却巴倘

悉皆供養諸聖眾

। ଶିମଶ ତନ କୁନ ଲା ଫେନ ଦାକ ଲହେ।

SEM CHEN.KUN LA.PHEN DAK LHED.

森間 棍拉 遍達哩

所施饒益有情故

ਦਨ ਕਮਾ ਸਾਦ ਦਸ ਅਸ ਮਾ ਧਾਨ
DON NAM.GANG DAK.SAM PA KUN.
 屯南 康他 桑巴棍
 凡所冀盼諸利益

ਦੇ ਦਾਕ ਥਾਮ ਚੇ ਚਿ ਰਿਕ ਪਾ
DE DAK.THAM CHE.CHI RIK PA.
 帖他 湯界 吉瑞巴
 無論彼等何部類

ਜਿਕ ਟੈਨ ਖਾਮ ਨੀ ਮਾ ਲੁ ਪਾਰ
JIK TEN.KHAM NI.MA LU PAR.
 吉滇 康尼 瑪呂巴
 世間諸界盡無餘

ਤੋਕ ਪਾ ਮੇ ਪਾਰ ਜੁੰਗ ਵਰ ਸ਼ੋਕ
THOK PA.ME PAR.JUNG WAR SHOK.
 記巴 美巴 烬哇修
 祈無阻礙悉成辦

ਤੋਨ ਕਮਾ ਸਥਾਮ ਸਦ ਤ੍ਰੂ ਇਸ ਵ੍ਰੂ
CHO NAM.THAM CHED.GYU LE JUNG.
 却南 湯界 究咧瓊
 萬法皆由因而生

ਦੇ ਗਯੁ ਦੇ ਸ਼ਿਨ ਸ਼ੇਕ ਪੇ ਸੁੰਗ
DE GYU.DE SHIN.SHEK PE SUNG.
 帖究 帖欣 謝貝松
 彼因如來所宣說

જુ.લા.ગોક.પા.ગંગ.યિન.પા।

JU LA.GOK PA.GANG YIN PA.

居拉 國巴 康寅巴

萬法寂滅亦如是

જે.જોં.ચેન.પો.ડી.કે.સું।

GE JONG.CHEN PO.DI KE SUNG.

給炯 千波 迪給松

此語大沙門所說

દિક.પા.ચિ.યાં.મિ.જા.શિં।

DIK PA.CHI YANG.MI JA SHING.

迪巴 吉揚 米治興

諸惡切莫作

જે.વા.ફુન.સુમ.ત્સોક.પર.ચેડ।

GE WA.PHUN SUM.TSOK PAR CHED.

給哇 賽速 措巴界

眾善皆奉行

રાં.ગ્લે.સે.મની.ઓં.સુ.ડુલ।

RANG GLSEM NI.YONG SU DUL.

讓格 森尼 雍速讀

自心悉調伏

ડી.ની.સંગ.ગ્યે.તેન.પા.યિન।

DI NI.SANG GYE.TEN PA YIN.

迪尼 桑傑 滇巴寅

是諸佛所教

༄༅ རྒྱུད ། བྱାନ ། དକ ། གྲି ། ཉ ། ལା ། ན ། ཐ །
JUNG PO.GANG DAK.DIR NI.LAK GYUR TE.
 烬波 康他 迪尼 拉秋喋
 凡諸非人臨此處

༅ ສ ། ຃ ། ອ ། ດ ། ນ ། ກ ། ປ ། ພ ། ຮ ། ພ ། ລ ། ຊ །
SA AM.ON TE.BAR NANG.KHOD KYANG RUNG.
 薩昂 恩喋 蔡囊 癸江容
 大地虛空皆可住

༅ ເ ། ຖ ། ສ ། ອ ། ທ ། ລ ། ປ ། ພ ། ພ ། ຊ །
KYE GU.NAM LA.TAK TU.JAM JE CHING.
 界固 南拉 大都 強切徑
 祈於眾生常慈悲

༅ ເ ། ດ ། ດ ། ຜ ། ຕ ། ດ ། ບ ། ພ ། ພ ། ຊ །
NYIN DANG.TSEN DU.CHOE LA.CHOD PAR SHOK.
 寧倘 粋突 鄙拉 覺巴修
 日以繼夜行佛法

༅ ເ ། ປ ། ຖ ། ອ ། ປ ། ດ ། ດ ། ດ ། ດ །
JIN PA.GYA CHEN.GYUR PA.DI YIE THUE.
 謹巴 佳千 秋巴 迪宜突
 籍此廣大布施力

༅ ເ ། ສ ། ດ ། ດ ། ປ ། ດ ། ດ ། ດ ། ດ །
DRO WA.NAM NI.RANG JUNG.SANG GYE SHOK.
 卓哇 南尼 讓瓊 桑傑修
 穎諸眾生自成佛

। རྒྱ ཤ རྩ ས ར བ མ ར ལ ཨ ལ ཉ ས ར བ མ ར ས ས ། |

NGON GYI.GYAL WA.NAM KYIE.MA DROL WAI.

恩吉 佳哇 南吉 瑪戳威

過去諸佛未度者

। རྩ ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ། |

KYE WOI.TSOK NAM.JIN PE.DROL GYUR CHIK.

皆威 措南 謹貝 戳秋吉

普施願彼得解脫

। ཡ ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ། |

MI TSANG.LUE DI.BOR WA.GYUR MA THAK.

米藏 呂迪 波哇 秋瑪他

此不淨身捨報時

। ད ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ། |

DE WA.CHEN DU.ZU TE.KYE WAR SHOK.

喋哇 間突 卒喋 皆哇修

願即化生極樂國

। རྩ ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ། |

KYE MA.THAK TU.SA CHU.RAB DROD NE.

皆瑪 他都 薩究 拉追涅

生已即刻登十地

। རྩ ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ས ། |

TRUL PE.CHOK CHUR.SHEN DON.JE PAR SHOK.

竹貝 秋究 賢屯 切巴修

化生十方利有情

। ཟེན་ດྲମ୍ རྡྩ གྱི བྱଶ ས୍ମର୍ ལ୍ ན མྱଶ ད୍ ན ཁ୍ ཉ ང ।

SOD NAM.DI YIE.THAM CHED.ZIK PA NYID.

索南 迪宜 湯傑 昔巴尼

依此修誦功德證全知

। གྱସ གྱସ གྱସ གྱସ གྱସ གྱସ གྱସ ।

THOB NE.NYE PI.DRA NAM.PHAM JE NE.

託內 涅貝 札南 旁傑內

祈願吾等戰勝煩惱魔

। གྱ୍ ཉ ཉ ཉ ཉ ཉ ཉ ཉ ཉ ।

KYE GA.NA CHI.BA LAB.CHRUK PA YI.

給噶 拿企 巴拉 楚巴宜

生老病死洶湧如狂濤

। གྱ୍ ཉ ཉ ཉ ཉ ཉ ཉ ཉ ।

SID PAI.TSO LE.DRO WA.DROL WA SHOK.

昔貝 措列 佐哇 卓哇秀

祈願吾等解脫生死海

। གྱ୍ ཉ ཉ ཉ ཉ ཉ ཉ ཉ ।

JAM PAL.PA WO.JI TAR.KHYEN PA DANG.

姜巴 巴偉 其大 千巴當

若彼文殊勇士智

। གྱ୍ ཉ ཉ ཉ ཉ ཉ ཉ ཉ ।

KUN TU.ZANG PO.DE YANG.DE SHIN TE.

棍都 桑波 帖揚 帖欣喋

普賢菩薩亦如是

འད·ਦਾ·ਕੁ·ਗੀ·ਲੈ·ਸੁ·ਦਾ·ਲੋਬ·ਚਿੰਗ·।

DE DAK.KUN GYLJE SU.DAK LOB CHING.

帖他 棍吉 傑速 達洛徑

我願隨彼而學習

འਖੀ·ਵ·ਦ੍ਰੀ·ਦਾ·ਸਮਾਤਦ·ਨਾ·ਗੁ·ਗੁੰਡ·।

GE WA.DI DAK.THAM CHE.RAB TU NGO.

給哇 迪他 湯界 拉都哦

善業回向遍有情

।ਸਾਂਗ·ਕੁ·ਸੁ·ਸਾਮ·ਏਲੈ·ਪਾਇ·ਲੈਬ·ਦਾਂਗ·।

SANG GYE.KU SUM.NYE PAI.JIN LAB DANG.

桑傑 固速 涅貝 欽拉倘

幸蒙諸佛三身之加持

।ਕੋ·ਨੀ·ਦ·ਮੀ·ਨਯੂ·ਦਾ·ਨਿ·ਪਾਇ·ਲੈਬ·ਦਾਂਗ·।

CHOE NYID.MI GYUR.DEN PAI.JIN LAB DANG.

卻尼 米究 滎貝 欽拉倘

法性不變實諦之加持

।ਅ·ਦੁ·ਨ·ਮੀ·ਚੇ·ਦੁ·ਨ·ਪਾ·ਪਾਇ·ਲੈਬ·ਦਾਂਗ·।

GE DUN.MI CHED.DUN PAI.JIN LAB KYIE.

給敦 米切 敦貝 欽拉吉

僧眾堅固意樂之加持

।ਜੀ·ਨਗ·ਲੈਬ·ਵਾ·ਮਨ·ਲਾਮ·ਦਰੂਬ·ਪਾਰ·ਸ਼ੋਕ·।

JI TAB.NGO WA.MON LAM.DRUB PAR SHOK.

其大 哟哇 悶浪 竹巴修

如上發願回向祈圓成

དཀྱ ར ཀ ། ສ ຃ ຎ ສ ດ ພ ຕ ດ ພ ດ ພ

KON CHOK.SUM LA.CHAK TSAL LO.

貢秋 森拉 治擦羅

འ ད དྷ མ བ ཉ ག ང ཁ ཉ ཁ ཉ ཁ ཉ ཁ ཉ

TADYATHA.BENTSA DRI YA.AHWA BODHA NA YE.SOHA.

喋訝塔 奔札諦訝 阿哇玻達拿耶 梭哈

ད ད ན མ ད ན ན ན ན ན ན ན ན ན ན ན ན ན ན
འ ད དྷ མ བ ཉ ག ང ཁ ཉ ཁ ཉ ཁ ཉ ཁ ཉ ཁ ཉ
ཆ ད ན ན ན ན ན ན ན ན ན ན ན ན ན ན
ཇ ད ན ན ན ན ན ན ན ན ན ན ན ན ན
ཤ ད ན ན ན ན ན ན ན ན ན ན ན ན
ཇ ད ན ན ན ན ན ན ན ན ན ན ན ན
ཇ ད ན ན ན ན ན ན ན ན ན ན ན
ཇ ད ན ན ན ན ན ན ན ན ན ན
ཇ ད ན ན ན ན ན ན ན ན ན
ཇ ད ན ན ན ན ན ན ན ན
ཇ ད ན ན ན ན ན ན ན
ཇ ད ན ན ན ན ན ན
ཇ ད ན ན ན ན
ཇ ད ན ན
ཇ ད

復次，以蘇油糌粑混合藥末、香粉、殼類、珍寶、綢緞、首獻之茶、酒、牛奶等清淨供品摻拌的白煙供，可或早或晚隨意而修，以圓滿資糧，速成所願。

而以血、肉、脂塊混合而成的紅煙供，乃專緣鬼魅而修。如於晚間施燒迴向乃自他贖命的殊勝方法。

如果只緣中陰亡靈而修，則將“嚙即解脫”的聖物法藥混合施燒，可獲無量功德利益，此乃密續所說。

上述乃圓頓嘉措(功德海 - 第一世蔣貢康楚仁波切 - 羅卓他耶)依優託南嘉寺(尊勝綠簷寺)一些喇嘛僧眾所願而寫，願行眾生。

一切吉祥。

ଓ ମ ହ

E MA HO.

曇瑪吹

奇妙哉

ନ୍ତ୍ର ମ କ ଦ ସ ନ ସ ନ୍ତ୍ର ସ ନ୍ତ୍ର ସ ନ୍ତ୍ର ସ ନ୍ତ୍ର ସ

NGO TSAR.SANG GYE.NANG WA.THA YE DANG.

哦察 桑傑 囊哇 他耶唐

阿彌陀佛無量光

ဆယ်ဆွဲတော်မြေဆန်းကိုပြုတော်

YE SU.JO WO.THUG JE.CHEN PO DANG.

耶屬 久嚧 突傑 千玻當

右脅大悲觀世音

ဆွဲနှင့်ဆီမံသုပ္ပန်မြေဆန်းကိုပြုတော်

YON DU.SEM PA.THU CHEN.THOB NAM LA.

永杜 森巴 突千 託浪拉

左脅神威大勢至

ဆင်ဆွဲနှင့်ဆီမံသုပ္ပန်မြေဆန်းကိုပြုတော်

SANG GYE.JANG SEM.PAG ME.KHOR GYIE KOR.

桑給 蔣森 巴昧 闊寄過

諸佛菩薩眾圍繞

ဆိုဒ်ဆွဲနှင့်ဆီမံသုပ္ပန်မြေဆန်းကိုပြုတော်

DE KYID.NGO TSAR.PAG TU.ME PA YI.

謫吉 哟察 巴杜 昧巴宜

不可思議妙極樂

ဆိုဒ်ဆွဲနှင့်ဆီမံသုပ္ပန်မြေဆန်းကိုပြုတော်

DE WA.CHEN SHIE.JA WAI.SHING KHAM DER.

謫哇 見協 甲維 辛康謫

淨土名號極樂國

ဆိုဒ်ဆွဲနှင့်ဆီမံသုပ္ပန်မြေဆန်းကိုပြုတော်

DAG NI.DI NE.TSE PHOE.GYUR MA THAG.

達尼 迪內 測配 久瑪塔

我等命終剎那時

ક્યે વા શિન શ્રી સા બર મા ચોડ પા રુઃ

KYE WA.SHIN GYIE.BAR MA.CHOD PA RU.

給哇 先寄 巴瑪 確巴入

絕不往生至他處

દે રુ શ્રી નંગ શાંથ તોં શોગ શ્રી સા

DE RU.KYE NE.NANG THAI.SHAL THONG SHOG.

譏入 紿內 浪他 俠通修

願生極樂見彌陀

દે કેડ ડાગ ગી મોન લામ ટાબ પા દી

DE KED.DAG GIE.MON LAM.TAB PA DI.

譏給 達給 莫浪 達巴迪

如是虔誠我祈求

છુગ ચુદી સાંસ કુસ શુદ સુમસ સમસ તદ શ્રી સા

CHOG CHUI.SANG GYE.JANG SEM.THAM CHED KYIE.

秋居 桑杰 蔣森 唐傑吉

十方諸佛菩薩力

શે શા મે દ દ્રુ બ હ શ્રી ક શ્રી સ સ ન શ સ એ

GEG ME.DRUB PAR.JIN KYIE.LAB TU SOL.

給昧 竹巴 錦級 拉杜索

無礙加持我滿願

હા સ એ એ એ એ એ એ એ

TADYTHA.BENTSA DRI YA.AWA BODHA NA YE.SWAHA.

喋訝塔 奔札諦訝 阿哇玻達拿耶 梭哈

ਛੁਗਸਾਨੂਸਾਨ੍ਤੁਵਾਵਾਨ੍ਨਾਵਤਸਾਨ੍ਦਰੋਦਸਾਂ

CHOG DUE.GYAL WA.SE CHE GONG.

秋杜 甲哇 色界貢

諸佛菩薩憶念我

ਕੱਖਸਾਨਾਨ੍ਤੇਗਸਾਵਾਨ੍ਨਿਖੀਨ੍ਦੁਸਾਂ

TSOG NYIE.ZOG LA.JE YI RANG.

措尼 作拉 皆宜讓

二資糧盈我隨喜

ਏਨਾਸ਼ੀਸਾਨੂਸਾਨ੍ਨਮਾਨ੍ਤੇਵਾਨ੍ਨਾਵਾਂ

DAG GIE.DUE SUM.GE SAG PA.

達給 杜松 紿薩巴

三世所積諸功德

ਦਾਗ.ਪਕਸਾ.ਸਾਨ੍ਨਮਾਵਾ.ਪਕਦ.ਪਾਨ੍ਨਾਵਾਂ

KUN CHOG.SUM LA.CHOD PA BUL.

袞秋 松拉 確巴布

悉皆供養三寶尊

ਕੁਵਾਵਦੀ.ਸਨ੍ਨਾਵ.ਪਾਵਚੀਵ.ਗੁਰੁ.ਤੈਸਾਂ

GYAL WAI.TEN PA.PHEL GYUR CHIG.

佳威 殿巴 佩秋吉

願諸佛法普弘揚

ਦਾਨ.ਵਾਨ.ਚੇਨ.ਕੁਨ.ਲਾ.ਨਗੋ

GE WA.SEM CHEN.KUN LA NGO.

給哇 森間 袞拉哦

功德迴向諸有情

ಡ୍ରୋକୁନ୍ ସଙ୍ଗ୍ ସାଂ ତୋବ୍ ଗ୍ୟୁର୍ ଚିଗ୍
DRO KUN.SANG GYE.THOB GYUR CHIG.
 卓袞 桑給 託秋吉
 穎諸眾生皆成佛

ଦେଶୀ ତ୍ରମଣ୍ ତନ୍ ମହିଳା ପାତ୍ରିତ୍ ତିଃ
GE TSA.THAM CHED.CHIG DUE TE.
 約札 唐傑 吉對譟
 善聚一切功德力

ଦାଗ୍ ଗି ଗ୍ୟୁଦ୍ ଲା ମିନ୍ ଗ୍ୟୁର୍ ଚିଗ୍
DAG GI.GYUD LA.MIN GYUR CHIG.
 達給 居拉 明秋吉
 穎於自心得成熟

ଦ୍ରିଦ୍ ନେ ମେଦ୍ ନ୍ୟାମ୍ ତୋଗ୍ ଜୋଗ୍
DRID NYIE.DAG NE.TSOG ZOG DE.
 諦尼 達涅 措佐譟
 二障清淨功德盈

ତେ ରିଙ୍ ନେ ମେଦ୍ ନ୍ୟାମ୍ ତୋଗ୍ ଫେଲ୍
TSE RING.NE MED.NYAM TOG PHEL.
 徹令 涅美 娘多佩
 長壽無疾證悟增

ତେ ଦିର୍ ସା ଚୁ ନୋ ଗ୍ୟୁର୍ ଚିଗ୍
TSE DIR.SA CHU.NON GYUR CHIG.
 測諦 薩究 倫秋吉
 穎吾今生證十地

ནམ་ଶିଗ୍.ତେ ལୁମ୍.ପୋ.ମା ଥାଗ୍

NAM SHIG.TSE PHOE.GYUR MA THAG.

南息 測配 久瑪他

臨終剎那得隨即

ଦେ ଓ ଚେନ ଦୁ କ୍ୟେ ଗ୍ୟୁର ଚିଗ୍

DE WA.CHEN DU.KYE GYUR CHIG.

謫哇 建突 紿秋吉

願能往生極樂國

କ୍ୟେ ନେ ପେଦ ମା ଖା ଜେ ତେ

KYE NE.PED MA.KHA JE TE.

給涅 悲瑪 卡切謫

往生之際蓮盛放

ଲୁ ତେ ଦେ ଲା ସଙ୍ଗ ଗ୍ୟେ ଶୋଗ୍

LUE TEN.DE LA.SANG GYE SHOG.

呂殿 謷拉 桑給修

即身開悟證佛果

ଜାଙ୍ଗ ଚୁବ୍.ତୋବ ନେ ଜି ସିଦ୍ ଦୁ

JANG CHUB.THOB NE.JI SID DU.

強秋 託涅 其系突

證覺直至輪迴盡

ତ୍ରୁଲ ପେ ଦ୍ରୋ ଵା ଦ୍ରେନ ପାର ଶୋଗ୍

TRUL PE.DRO WA.DREN PAR SHOG.

竹貝 卓哇 滇巴修

願以化身度有情

। ཟེ་ན་ རྒྱལ་ ཡི་ བྱང་ རྒྱལ་ རྒྱལ་ རྒྱལ་

SOD NAM.DI YIE.THAM CHED.ZIK PA NYID.

索南 迪宜 湯傑 昔巴尼

依此修誦功德證全知

। གྱི་ རྒྱལ་ རྒྱལ་ རྒྱལ་ རྒྱལ་ རྒྱལ་

THOB NE.NYE PI.DRA NAM.PHAM JE NE.

託內 涅貝 札南 旁傑內

祈願吾等戰勝煩惱魔

। ཁྱී ཀླ ཁྱී ཀླ ཁྱී ཀླ ཁྱී ཀླ ཁྱී

KYE GA.NA CHI.BA LAB.CHRUK PA YI.

給噶 拿企 巴拉 楚巴宜

生老病死洶湧如狂濤

। བྱି དྱା དྱା དྱା དྱା དྱା

SID PAI.TSO LE.DRO WA.DROL WA SHOK.

昔貝 措列 佐哇 卓哇秀

祈願吾等解脫生死海



www.kagyulibrary.hk